

# অসমীয়া খবৰ

মোবহাট ২৭ আগস্ট, বুধবাৰ, ২০২৫

## ✓ কানৈ মহাবিদ্যালয়ত মানসিক স্বাস্থ্য সম্পর্কীয় সজাগতা-বৃক্তানুষ্ঠান

স্টাফ বিপাটাৰ, ডিব্ৰুগড়, ২৭ আগস্ট : 'মানসিক সুস্থিতাৰ সূচক হৈছে ব্যক্তি নিজে আৰু চতুদিশৰ বাতাবৰণ'। এতিহ্যপুৰ্ণ ডিব্ৰুগড় হুনুমানবক্ষ সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ নেতৃতক শিক্ষা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত, দৰ্শন আৰু সংস্কৃত বিভাগৰ সহযোগত আয়োজন কৰা মানসিক স্বাস্থ্য সম্পর্কীয় সজাগতা আৰু বৃক্তানুষ্ঠানত সমলবক্তি হিচাপে উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক তথা অধীক্ষক ডাঃ প্ৰৱৰ্জ্যোতি ভুঞ্জিই আজি এইদৰে কয়। ডাঃ ভুঞ্জিই কয়— ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে দৈনিক দিনপঞ্জীৰ সঠিক কৃপায়ণ, পৰ্যাপ্ত টোপনি, উপযুক্ত শায়াভ্যাসৰ লগতে সঠিক বিনোদনৰ অতি প্ৰয়োজন। ডাঃ ভুঞ্জিই লগতে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন মানসিক চাপৰ কাৰকসমূহ নিবাৰণ আৰু প্ৰতিৰোধ কৰাৰ কৌশলসমূহ বিভিন্ন সাধুকথাৰ মাজেৰে বুজাই দিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শৰ্কীয়াই মহাবিদ্যালয়ৰ

নেতৃতক শিক্ষা অধ্যয়ন কেন্দ্ৰই লোৱা এনে পদক্ষেপক ভৱসী প্ৰশংসা কৰাৰ লগতে কেন্দ্ৰটোৰ বিষয়বৰ্তীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। কানৈ মহাবিদ্যালয়ৰ নেতৃতক শিক্ষা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ডঃ মোৰূমী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিক উদ্বোধনী ভাষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ মুদুল শৰ্মাই। অনুষ্ঠানত মহাবিদ্যালয়ৰ ভালোসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ডেৱ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানৰ শ্ৰেষ্ঠ শলাগ জ্ঞাপন কৰে নেতৃতক শিক্ষা অধ্যয়ন কেন্দ্ৰৰ সদস্যা তথা সংস্কৃত বিভাগৰ অধ্যাপিকা বিনী শৰ্কীয়াই। উল্লেখ্য যে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ, ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ আইচি জি পি চি আৰু কম্পিউটাৰ ছাইং বিভাগৰ যৌথ উদ্যোগত ২৮ আগস্টত মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষক ছাইবাৰ চিকিৎসিতি কেপচিটি বিল্ডিং শীৰ্ষিক এক কৰ্মশালা অনুষ্ঠিত হ'ব।